

ভাৰতৰ উচ্চতম ন্যায়ালয়

আবেদনকাৰী:

উত্তৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকৰ জড়িয়তে

বনাম

উত্তৰদাতা

গোবৰ্ধন আৰু অন্য

বিচাৰৰ তাৰিখ: ২০/০৯/১৯৯৬

বিচাৰপীঠ

কে. ৰামস্বামী, জি. বি. পট্টনাইক

আইন:

শীৰ্ষটোকা

বিচাৰ:

অনুমতি প্ৰদান কৰা হ'ল।

আমি দুয়ো পক্ষৰ পৰা বিদ্বান পৰামৰ্শদাতাৰ ভাষ্য শুনিলো।

বিশেষ অনুমতিৰ এই আবেদন এলাহাবাদ উচ্চ ন্যায়ালয়ে ১৯৯৫ চনৰ ৩১ আগষ্টত লেখ আবেদন ৬৭২৭/৯৩ সংক্ৰান্তে দিয়া ৰায়ৰ পৰা উদ্ভৱ হৈছে। ১৯৮০ চনত নিযুক্তিৰ বাবে, আবেদনকাৰী-নিগমৰ আঞ্চলিক পৰিচালকে কাম বেছি হোৱা সময়ত বা কোনো কাম পৰিচালকৰ নিলম্বন বা ১৫ দিন বা এমাহৰ অধিক ছুটীত থকাৰ ফলত খালী হোৱা আসনত নিয়োগ

কৰিবৰ বাবে ৪১৪ জন প্ৰাৰ্থীৰ এখন প্ৰতীক্ষা সূচী প্ৰস্তুত কৰিছিল। দেখা গৈছে যে তালিকাখন ১৯৮০-৮১, ১৯৮১-৮২ আৰু ১৯৮২-৮৩ লৈ অব্যাহত আছিল। নিযুক্তিবোৰ কাম বেছি হোৱা সময়ত বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ জৰিয়তে কৰা হয় আৰু ৭ দিনৰ ভিতৰত যিজন আহিব তেওঁক নিযুক্তি দিয়া হ'ব। তাৰ পিছত, অনুপস্থিত থকাসকলৰ ক্ষেত্ৰত জ্যেষ্ঠতা মানি চলা হোৱা নাছিল আৰু কনিষ্ঠসকলক নিযুক্তি দিয়া হৈছিল। দেখা গৈছে যে প্ৰতিবাদী হ'ল জ্যেষ্ঠতাৰ তালিকাত নাম থকা প্ৰাৰ্থীসকলৰ ভিতৰত এজন। যিহেতু তেওঁ খবৰটো পোৱা নাছিল, সেয়েহে তেওঁ কাম বেছি হোৱা সময়ছোৱাত যোগদান কৰিব নোৱাৰিলে। তেওঁ ১৯৯৩ চনত তেওঁৰ নিযুক্তি নোহোৱাৰ কাৰ্যক প্ৰত্যাহ্বান জনাই এখন লেখ আবেদন দাখিল কৰিলে, তেওঁ এই বুলি যুক্তি প্ৰদৰ্শন কৰিলে যে তেওঁৰ কনিষ্ঠসকলকো ইতিমধ্যে নিযুক্তি প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ কিছুমানক আনকি নিয়মীয়াও কৰা হৈছে। উচ্চ ন্যায়ালয়ে এই আবেদন গ্ৰহণ কৰি তেওঁক কণ্ডাক্টৰ হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়ে যিহেতু তেওঁৰ কিছুমান কনিষ্ঠক ইতিমধ্যে নিযুক্তি দিয়া হৈছিল। সেয়েহে, বিশেষ অনুমতিৰ এই আবেদন দাখিল কৰা হৈছে।

নিগমৰ বিদ্বান পৰামৰ্শদাতা শ্ৰী প্ৰদীপ মিশ্ৰই দাবী কৰিছে যে নিগমে কাম বেছি হোৱা সময়ত হোৱা আকস্মিক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতীক্ষা সূচীৰ তালিকাৰ নীতিৰ বিকাশ ঘটাইছে। ১৯৮০ বৰ্ষৰ প্ৰতীক্ষা সূচী প্ৰকৃততে ১৯৮০ চনৰ ১৯ জুলাইত বাতিল কৰা হৈছিল; বাতিলকৰণৰ বিৰুদ্ধে দাখিল কৰা লেখ আবেদনসমূহ নাকচ কৰা হৈছিল; প্ৰতিবাদীয়ে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে লেখ আবেদন দাখিল কৰিছিল; ১৯৮৮ চনৰ পৰা প্ৰতীক্ষা সূচীৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হয় আৰু সেয়েহে, উচ্চ ন্যায়ালয়ে এনে নিৰ্দেশনা প্ৰদান কৰাটো ন্যায়সঙ্গত নাছিল। প্ৰতিবাদীৰ

পৰামৰ্শদাতা শ্ৰী ভট্টাচাৰ্যই যুক্তি প্ৰদৰ্শন কৰিছিল যে যিহেতু তেওঁ বাস কৰা অঞ্চলত বাতৰি কাকতখনৰ বিতৰণ ব্যৱস্থা নাছিল, সেয়েহে তেওঁ হাজিৰ হৈ পদত যোগদান কৰিব নোৱাৰিলে; কিন্তু তেওঁৰ কনিষ্ঠসকলক নিযুক্তি দিয়া হৈছিল আৰু তেওঁলোকৰ মাজৰ কিছুমানে লাভান্বিত হৈছিল। যদিও আমি শ্ৰী প্ৰদীপ মিশ্ৰৰ এই যুক্তিত দৃঢ়তা প্ৰত্যক্ষ কৰিছো যে প্ৰাৰ্থীসকলৰ নাম প্ৰতীক্ষা সূচীত থকাৰ বাবেই পদত নিযুক্তি লাভ কৰাৰ কোনো অধিকাৰ নাই, যিহেতু নিগমে ইতিমধ্যে প্ৰতীক্ষা সূচীত থকা কিছুমান কনিষ্ঠক নিযুক্তি দিছে, সেই প্ৰক্ৰিয়া অনুসৰণ কৰাৰ আগতে, তেওঁলোকে প্ৰতীক্ষা সূচীত ৰখা প্ৰাৰ্থীসকলক অৱগত কৰা উচিত আছিল; তথাপিও যদি তেওঁলোক নাহে, তেন্তে এইটো ধৰিব পাৰি যে তেওঁলোকে নিযুক্তিৰ অধিকাৰ ত্যাগ কৰিছে। কিন্তু এই গোচৰ হয়তো প্ৰতীক্ষা সূচীত থকা প্ৰাৰ্থীয়ে আশা কৰিছিল যে খালী হোৱাৰ লগে লগে তেওঁ নিগমৰ পৰা নিযুক্তিৰ আদেশ লাভ কৰিব আৰু হয়তো তেওঁ বাতৰি কাকতখনত প্ৰকাশ হ'লেও তেওঁ পঢ়িব নোৱাৰিলে। এই পৰিস্থিতিত, আমি ভাবো যে প্ৰতীক্ষা সূচীৰ প্ৰক্ৰিয়া বাতিল হোৱাৰ পিছত, যদিও কাৰো অধিকাৰ নাই; অপেক্ষা তালিকাত থকা লোকসকলক নিয়ম অনুসৰি বিবেচনা কৰাৰ প্ৰয়োজন আছিল কাৰণ তেওঁলোকৰ কনিষ্ঠসকলে নিযুক্তি লাভ কৰিছিল আৰু আনকি নিয়মীয়াকৰণো কৰা হৈছিল। সেয়েহে, আপীলকাৰীক প্ৰতিবাদীৰ গোচৰ এক বিশেষ গোচৰ হিচাপে বিবেচনা কৰিবলৈ আৰু প্ৰক্ৰিয়া অনুসৰি নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া হ'ল।

আন কোনো ব্যক্তি যিয়ে আদালতত আবেদন কৰা নাছিল বা পলমকৈ আবেদন কৰিব, তেওঁ কোনোধৰণৰ সকাহ পোৱাৰ বাবে বিবেচিত নহ'ব।

গতিকে আপীলটো বিনা ব্যয়ে নিষ্পত্তি কৰা হয়।

অনুবাদঃ দিতিমণি গগৈ
স্পেচিয়েল অফিচাৰ
অনুবাদ শাখা

Disclaimer- The translated judgment in vernacular language is meant for the restricted use of the litigant to understand it in his/her language and may not be used for any other purpose. For all practical and official purposes, the English version of the judgment shall be authentic and shall hold the field for the purpose of execution and implementation.

“স্থানীয় ভাষা লৈ অনুদিত এই ৰায় গোচৰত জড়িত পক্ষই বুজি পোৱাৰ উদ্দেশ্যে সীমিত ব্যৱহাৰৰ বাবেহে । ইয়াৰ বাদে অন্য ক্ষেত্ৰত অনুদিত ৰূপ ব্যৱহৃত নহ'ব। সকলো ব্যৱহাৰিক আৰু বিভাগীয় কামৰ লগতে ৰায়ৰ কাৰ্য্যকৰী কৰণ আৰু ৰূপায়ণৰ ক্ষেত্ৰতো এই ৰায়ৰ ইংৰাজী সংস্কৰণটোৱেই সঠিক বুলি বিবেচিত হ'ব।”